

পুনৰ সংস্থাপন পৰিকল্পনা গাঁথনি  
Assam Secondary Road Network Improvement Project (ASRIP)

সংক্ষিপ্ত কাৰ্য্যকৰী বিৱৰণী

ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ অসমে ভাৰতৰ সৈতে বাংলাদেশ, ভূটান, ম্যানমাৰলৈ আঞ্চলিক আন্তঃ সংযোগ প্ৰদান কৰে। ৰাজ্যখনৰ গৌণ পথ আন্তৰ্জাল শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ এক মূখ্য কাৰ্য্যসূচী 'অসম মালা' ই বহনক্ষম উন্নয়নৰ লক্ষ্য আৰু অসম ভিছন ২০৩০ প্ৰাপ্ত কৰাৰ দিশত অৰ্থনৈতিক বিকাশত ইন্ধন যোগাব। Asian Infrastructure Investment Bank (AIIB)-এ প্ৰায় ২৪৫ কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু সৱলীকৰণৰ উদ্দেশ্যে অসম মালাৰ অধীনত ASRIP ৰ বাবে বিত্তীয় যোগান ধৰিবলৈ সন্মত হৈছে—

- |                                                |           |
|------------------------------------------------|-----------|
| ১) সৰ্বেবাৰী - ৰামপুৰ - পাঠশালা :              | ১৭ কি.মি. |
| ২) কমাৰগাঁৱৰ পৰা ধোদৰ আলিৰ কমাৰবন্ধালৈ :       | ৪২ কি.মি. |
| ৩) শিৱসাগৰৰ পৰা চুমনিলাৈ :                     | ১৮ কি.মি. |
| ৪) বালিঘাট তিনিআলিৰ পৰা ধোদৰ আলিৰ ন-কছাৰীলৈ :  | ৪৫ কি.মি. |
| ৫) ঢকুৱাখানা - বুটিকুৰ - তেলিজন :              | ৩২ কি.মি. |
| ৬) মৰানৰ পৰা দিচাং কিনাৰ বঙালী হৈ কঠালগুৰিলৈ : | ৭০ কি.মি. |
| ৭) মাজুলীৰ পৰা ধুনাগুৰি হৈ বঙালমৰালৈ :         | ১৯ কি.মি. |

ASRIP ৰ বাবে (ক) অসমৰ প্ৰত্যক্ষ ক্ৰয় নীতি, অধিসূচনা নং - ডি.এ. ৫ আৰ. ৮০/২০২০/৩, তাৰিখ - ২০/০১/২০২১, (খ) একছনিয়া ভূমিৰ পৰ্য্যাবৃত্ত পট্টা ভূমিলৈ ৰূপান্তৰ কৰা নীতি, (গ) অসম ভূমি অধিগ্ৰহণ অধিসূচনা নং-আৰ. এল.এ. ৩০০/২০১৩/পিটি-১/৭, তাৰিখ - ২২/১২/২০১৪, (ঘ) ভূমি অধিগ্ৰহণ, পুনৰ সংস্থাপন আৰু পুনৰবাসনৰ ক্ষেত্ৰত ন্যায্য ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ (আৰ.এফ. চি.টি.এল.এ. আৰ.আৰ.) আইন, ২০১৩, (ঙ) অসম আৰ. এফ. চি.টি. এল. এ. আৰ. আৰ. নিয়মাৱলী ২০১৫ আৰু (চ) অসম ৰাজ্যিক পথ প্ৰকল্প, ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ বাবে পুনৰ সংস্থাপন নীতি গাঁথনি (সংযোজন) আদি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক আইন, নিয়ম-নীতিসমূহ অন্তৰ্ভুক্ত কৰি পুনৰ সংস্থাপন গাঁথনিখন বিকশিত কৰা হৈছে।

AIIB ৰ পাৰিৱেশিক আৰু সামাজিক গাঁথনি (ই. এছ.এফ.) ফেব্ৰুৱাৰী, ২০১৬ (ফেব্ৰুৱাৰী, ২০১৯ত সংশোধিত) আৰু প্ৰকল্প প্ৰভাৱিত লোক প্ৰণালী (পি.পি.এম.) এই প্ৰকল্পটোত প্ৰযোজ্য হ'ব।

প্ৰকল্পটোত অসমৰ প্ৰত্যক্ষ ক্ৰয় নীতি অনুসৰি ভূমিৰ স্বত্বাধিকাৰ সকলৰ সৈতে আলোচনাৰ জৰিয়তে প্ৰত্যক্ষ ক্ৰয়ৰ দ্বাৰা ভূমি অধিগ্ৰহণ কৰা হ'ব। প্ৰত্যক্ষ ক্ৰয় প্ৰক্ৰিয়াৰ জৰিয়তে কোনো ভূমি অধিগ্ৰহণ কৰাত ব্যৰ্থ হলে সেই নিৰ্দিষ্ট ভূমি খণ্ড অসম আৰ. এফ.চি.টি.এল.এ.আৰ.আৰ. নিয়ম ২০১৫ৰ অধীনত অধিগ্ৰহণ কৰা হ'ব।

জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিয়ে (ডি.এল.এল.পি.চি.) প্ৰত্যক্ষভাৱে ভূমি ক্ৰয়ৰ ক্ষেত্ৰত জাৰী কৰা সাধাৰণ জাননী, বা অসম আৰ.এফ.চি.টি.এল.এ.আৰ.আৰ. নিয়ম ২০১৫ৰ জৰিয়তে অধিগ্ৰহণ কৰিব লগা ভূমিৰ ক্ষেত্ৰত আৰ.এফ.চি.টি.এল.এ.আৰ.আৰ. আইন ২০১৩ ৰ প্ৰাথমিক অধিসূচনা ভূমিৰ স্বত্বাধিকাৰ সকলৰ বাবে 'কাট-অফ-ডেট' হিচাপে গণ্য কৰা হ'ব।

উপ-প্রকল্প পথৰ প্ৰস্তাৱিত উন্নতিৰ বাবে প্ৰভাৱিত পৰিয়ালবোৰৰ সামাজিক লোকপিয়লৰ জৰীপৰ তাৰিখেই স্বত্বহীন অস্থায়ী গৰাকীসকলৰ বাবে 'কাট-অফ-ডেট' হ'ব।

চৰকাৰী আইন অনুসৰি অধিকাৰৰ ব্যৱস্থা আৰু AIIB ৰ পাৰিৱেশিক আৰু সামাজিক গাঁথনি (ই.এছ.এফ.)ৰ ব্যৱধান মূল্যাঙ্কন তুলনা কৰি ব্যৱধান পূৰণৰ ব্যৱস্থাবোৰ 'এন্টাইটেলমেন্ট মেট্ৰিক্স'ত অন্তৰ্ভুক্ত কৰা হৈছে। 'এন্টাইটেলমেন্ট মেট্ৰিক্স'এ সাম্ভাৱ্য প্ৰকাৰৰ লোকচান আৰু অধিকাৰৰ বাবে যোগ্যতাৰ সংশ্লিষ্ট প্ৰকৃতি আৰু পৰিসৰৰ সাৰাংশ প্ৰতিফলিত কৰে।

এই 'পুনৰ সংস্থাপন পৰিকল্পনা গাঁথনি'ৰ ওপৰত ভিত্তি কৰি প্ৰতিটো উপ-প্রকল্প পথৰ বাবে এক পুনৰ সংস্থাপন পৰিকল্পনা (আৰ.পি.) প্ৰস্তুত কৰা হৈছে। আৰ.পি. আৰু আৰ.এণ্ড আৰ. নীতিৰ মুখ্য বৈশিষ্ট্যবোৰ অসমীয়াত অনুবাদ কৰা হ'ব আৰু লোক নিৰ্মাণ বিভাগৰ ৱেবছাইটত প্ৰকাশ কৰাৰ উপৰিও সংশ্লিষ্ট কাৰ্যালয়সমূহৰ বিশিষ্ট স্থানত প্ৰদৰ্শন কৰা হ'ব। প্ৰকল্পটোৰ বাবে কৰা সামাজিক প্ৰভাৱ মূল্যায়ন ব্যৱহাৰ কৰি পুনৰ সংস্থাপন পৰিকল্পনাখন প্ৰস্তুত কৰা হ'ব।

অসমৰ লোক নিৰ্মাণ পথ বিভাগ প্ৰকল্পটোৰ কাৰ্য্যকৰী সংস্থা হ'ব। মুখ্য অভিযন্তা (ই.এ.পি.) গৰাকীক প্ৰকল্প সঞ্চালক (পি.ডি.) হিচাপে লৈ এটা প্ৰকল্প ব্যৱস্থাপনা গোট (পি.এম.ইউ.) স্থাপন কৰা হৈছে। পি.এম.ইউ-ক কাৰ্য্যসূচী সমন্বয় আৰু ব্যৱস্থাপনা পৰামৰ্শদাতাই (পি.চি.এম.চি.) সহায় কৰিব। লোক নিৰ্মাণ পথ বিভাগৰ অধীনত ইতিমধ্যে বিভিন্ন সংমণ্ডলত স্থাপিত প্ৰকল্প ৰূপায়ন গোটবোৰে তেওঁলোকৰ সকলো প্ৰকল্প সম্পৰ্কীয় কাৰ্য্যকলাপ ৰূপায়ন কৰিব। উপ-প্রকল্প পথবোৰত সামাজিক সুৰক্ষাৰ কাৰ্যাৱলী ৰূপায়ন কৰিবলৈ পুনৰ সংস্থাপন পৰিকল্পনা ৰূপায়ন সংস্থাৰ দ্বাৰা প্ৰকল্প ৰূপায়ন গোট (পি.আই. ইউ.)ক সহযোগ কৰিব।

অভিযোগ নিষ্পত্তিকৰণ প্ৰণালীত ভূমি অধিগ্ৰহণ, পুনৰ সংস্থাপন আৰু পুনৰবাসন আৰু অন্যান্য ৰূপায়ন কৰিব লগা বিষয়বোৰৰ সৈতে সম্পৰ্কিত লোকসকলৰ ওজৰ-আপত্তি দূৰ কৰাৰ বাবে প্ৰকল্প ক্ষেত্ৰত এখন ওজৰ-আপত্তি নিষ্পত্তিকৰণ সমিতি (জি.আৰ.চি.) গঠন কৰা হয়। এই সমিতিখনত পি.আই.ইউ., পি.এম.ইউ. আৰু ৰাজ্যিক পৰ্যায় অন্তৰ্ভুক্ত থাকে। প্ৰভাৱিত ব্যক্তিগৰাকীয়ে যিকোনো স্তৰত তেওঁলোকৰ ওজৰ-আপত্তি উত্থাপন কৰিব পাৰে আৰু জি.আৰ.চি.ৰ সিদ্ধান্তত সন্তুষ্ট নহ'লে AIIB ৰ ওচৰলৈ যাব পাৰে। প্ৰস্তাৱিত ব্যক্তিসকলৰ ওচৰত যিকোনো পৰ্যায়ত তেওঁলোকৰ অভিযোগৰ সৈতে আদালতত আইনৰ আশ্ৰয় লোৱাৰ বিকল্প থাকিব।

অসম চৰকাৰে জিলা পৰ্যায়ৰ ভূমি ক্ৰয় সমিতিৰ জৰিয়তে সংশ্লিষ্ট উপায়ুক্ত/ জিলা উপায়ুক্তৰ অধ্যক্ষতাত প্ৰত্যক্ষ ক্ৰয় পদ্ধতিৰ জৰিয়তে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। অনুমোদিত আঁচনি অনুসৰি ভূমি/ গাঁথনিৰ স্বত্বাধিকাৰসকলৰ লগত আলোচনা ক্ৰমে ক্ষতিপূৰণ পৰিশোধ কৰিব।

প্ৰযোজ্য আইন আৰু নীতিবোৰৰ পৰিবৰ্তন বা সংশোধন কৰা সময়ত আৰু ৰূপায়নৰ অভিজ্ঞতা আৰু শিকা পাঠৰ ওপৰত ভিত্তি কৰি এই 'পুনৰ সংস্থাপন পৰিকল্পনা গাঁথনি'খন সৱলীকৰণ কৰা হ'ব পাৰে।

'এন্টাইটেলমেন্ট মেট্ৰিক্স'ত উল্লেখ কৰা অধিকাৰৰ যোগ্যতা অনুসৰি ক্ষতিগ্ৰস্ত ব্যক্তিসকলক ক্ষতিপূৰণ, পুনৰ সংস্থাপন আৰু পুনৰবাসনৰ লাভালাভ প্ৰদান কৰা হ'ব।

ক্র. নং	প্রভাৱিত পাৰিবাৰিক শ্ৰেণী	অধিকাৰৰ যোগ্যতা																																		
১.	ভূমিৰ স্বত্বাধিকাৰী / একছনিয়া ধাৰক / ভূমি দাবী থকা অধিকাৰী/ ৰাজ্য/ কেন্দ্ৰীয় আইন আৰু নীতিৰ অধীনত স্বীকৃত অধিকাৰসমূহ	<p>প্রত্যক্ষ ক্ৰয় নীতি ভূমিৰ স্বত্বাধিকাৰীসকলৰ সৈতে মীমাংসা বৈঠকৰ জৰিয়তে প্রত্যক্ষ ক্ৰয় মূল্য নিৰ্ধাৰণ কৰা হ'ব আৰু আৰ. এফ. চি.টি. এল.এ আৰ আৰ আইন ২০১৩ ৰ ধাৰা ২৬ ৰ পৰা ৩০ আৰু অনুসূচী-১ৰ বিধান অনুসৰি গণনা কৰা ক্ষতিপূৰণৰ ওপৰত ২৫% অধিক হ'ব। অসম ভূমি অধিগ্ৰহণ অধিসূচনাৰ জৰিয়তে নিৰ্ধাৰিত ভূমিৰ বজাৰ হাৰৰ গুণক ২২ ডিচেম্বৰ, ২০১৪ তাৰিখৰ আৰ এল এ ৩০০/২০১৩/পিটি-১/৭ আৰু পুনৰ সংস্থাপন আৰু পুনৰ বাসনৰ লাভালাভ ইয়াত অন্তর্ভুক্ত কৰা হ'ব বুলি গণ্য কৰা হ'ব।</p>																																		
		ক্র.নং বিষয় বস্তু আৰ.এফ.চি.টি.এল.এ.আ.আৰ.আইন ২০১৩ অনুসৰি ক্ষতিপূৰণ	<table border="1"> <thead> <tr> <th data-bbox="662 645 735 703">ক্র.নং</th> <th data-bbox="735 645 1190 703">বিষয় বস্তু</th> <th data-bbox="1190 645 1474 703">উদাহৰণ</th> </tr> </thead> <tbody> <tr> <td data-bbox="662 703 735 831">ক)</td> <td data-bbox="735 703 1190 831">ভূমিৰ আধাৰ হাৰ (আৰ) গড় ৩ বছৰৰ ভূমি লেনদেন হিচাপে</td> <td data-bbox="1190 703 1474 831">প্রতি ইউনিটত ১০০ টকা</td> </tr> <tr> <td data-bbox="662 831 735 958">খ)</td> <td data-bbox="735 831 1190 958">গুণকৰ পিচতে হাৰ (আৰ×এম) য'ত এম গুণক হয়, উদাহৰণস্বৰূপে 1.5</td> <td data-bbox="1190 831 1474 958">১০০ × ১.৫ = ১৫০ টকা</td> </tr> <tr> <td data-bbox="662 958 735 1016">গ)</td> <td data-bbox="735 958 1190 1016">ভূমিৰ ক্ষেত্ৰ (৪)</td> <td data-bbox="1190 958 1474 1016">১০ ইউনিট</td> </tr> <tr> <td data-bbox="662 1016 735 1144">ঘ)</td> <td data-bbox="735 1016 1190 1144">ভূমিৰ ক্ষতিপূৰণ (আৰ × এম × এ)</td> <td data-bbox="1190 1016 1474 1144">১০০ × ১.৫ × ১০ = ১৫০০ টকা</td> </tr> <tr> <td data-bbox="662 1144 735 1272">ঙ)</td> <td data-bbox="735 1144 1190 1272">ভূমিত থকা গাঁথনিৰ ক্ষতিপূৰণ (B) যদি আছে</td> <td data-bbox="1190 1144 1474 1272">২৫০ টকা</td> </tr> <tr> <td data-bbox="662 1272 735 1400">চ)</td> <td data-bbox="735 1272 1190 1400">ভূমিত গছ, শস্য আদিৰ ক্ষতিপূৰণ (T) যদি আছে,</td> <td data-bbox="1190 1272 1474 1400">২০০ টকা</td> </tr> <tr> <td data-bbox="662 1400 735 1527">ছ)</td> <td data-bbox="735 1400 1190 1527">ভূমিত অন্যান্য স্থাৱৰ সম্পত্তিৰ ক্ষতিপূৰণ (০) যদি আছে,</td> <td data-bbox="1190 1400 1474 1527">৫০ টকা</td> </tr> <tr> <td data-bbox="662 1527 735 1655">জ)</td> <td data-bbox="735 1527 1190 1655">চলাচিয়াম অবিহনে এল এ ৰ ক্ষতিপূৰণ (আৰ×এম×এ)+ (বি+টি +অ')</td> <td data-bbox="1190 1527 1474 1655">১৫০০+২৫০+ ২০০+৫০ = ২০০০ টকা</td> </tr> <tr> <td data-bbox="662 1655 735 1834">ঝ)</td> <td data-bbox="735 1655 1190 1834">১০০% চলাচিয়াম যোগ কৰিব (১০০% ক্র. নং viii)</td> <td data-bbox="1190 1655 1474 1834">২০০০ টকা</td> </tr> <tr> <td data-bbox="662 1834 735 2123">ঞ)</td> <td data-bbox="735 1834 1190 2123">আৰ এফ চি টি এল এ আৰ আৰ আইন ২০১৩ অনুসৰি এল এ ক্ষতিপূৰণ (ইউ/এছ ২০০০ টকা ২৬-৩০ অনুসূচী-১</td> <td data-bbox="1190 1834 1474 2123">২০০০+২০০০ = ৪০০০ টকা</td> </tr> </tbody> </table>	ক্র.নং	বিষয় বস্তু	উদাহৰণ	ক)	ভূমিৰ আধাৰ হাৰ (আৰ) গড় ৩ বছৰৰ ভূমি লেনদেন হিচাপে	প্রতি ইউনিটত ১০০ টকা	খ)	গুণকৰ পিচতে হাৰ (আৰ×এম) য'ত এম গুণক হয়, উদাহৰণস্বৰূপে 1.5	১০০ × ১.৫ = ১৫০ টকা	গ)	ভূমিৰ ক্ষেত্ৰ (৪)	১০ ইউনিট	ঘ)	ভূমিৰ ক্ষতিপূৰণ (আৰ × এম × এ)	১০০ × ১.৫ × ১০ = ১৫০০ টকা	ঙ)	ভূমিত থকা গাঁথনিৰ ক্ষতিপূৰণ (B) যদি আছে	২৫০ টকা	চ)	ভূমিত গছ, শস্য আদিৰ ক্ষতিপূৰণ (T) যদি আছে,	২০০ টকা	ছ)	ভূমিত অন্যান্য স্থাৱৰ সম্পত্তিৰ ক্ষতিপূৰণ (০) যদি আছে,	৫০ টকা	জ)	চলাচিয়াম অবিহনে এল এ ৰ ক্ষতিপূৰণ (আৰ×এম×এ)+ (বি+টি +অ')	১৫০০+২৫০+ ২০০+৫০ = ২০০০ টকা	ঝ)	১০০% চলাচিয়াম যোগ কৰিব (১০০% ক্র. নং viii)	২০০০ টকা	ঞ)	আৰ এফ চি টি এল এ আৰ আৰ আইন ২০১৩ অনুসৰি এল এ ক্ষতিপূৰণ (ইউ/এছ ২০০০ টকা ২৬-৩০ অনুসূচী-১	২০০০+২০০০ = ৪০০০ টকা
ক্র.নং	বিষয় বস্তু	উদাহৰণ																																		
ক)	ভূমিৰ আধাৰ হাৰ (আৰ) গড় ৩ বছৰৰ ভূমি লেনদেন হিচাপে	প্রতি ইউনিটত ১০০ টকা																																		
খ)	গুণকৰ পিচতে হাৰ (আৰ×এম) য'ত এম গুণক হয়, উদাহৰণস্বৰূপে 1.5	১০০ × ১.৫ = ১৫০ টকা																																		
গ)	ভূমিৰ ক্ষেত্ৰ (৪)	১০ ইউনিট																																		
ঘ)	ভূমিৰ ক্ষতিপূৰণ (আৰ × এম × এ)	১০০ × ১.৫ × ১০ = ১৫০০ টকা																																		
ঙ)	ভূমিত থকা গাঁথনিৰ ক্ষতিপূৰণ (B) যদি আছে	২৫০ টকা																																		
চ)	ভূমিত গছ, শস্য আদিৰ ক্ষতিপূৰণ (T) যদি আছে,	২০০ টকা																																		
ছ)	ভূমিত অন্যান্য স্থাৱৰ সম্পত্তিৰ ক্ষতিপূৰণ (০) যদি আছে,	৫০ টকা																																		
জ)	চলাচিয়াম অবিহনে এল এ ৰ ক্ষতিপূৰণ (আৰ×এম×এ)+ (বি+টি +অ')	১৫০০+২৫০+ ২০০+৫০ = ২০০০ টকা																																		
ঝ)	১০০% চলাচিয়াম যোগ কৰিব (১০০% ক্র. নং viii)	২০০০ টকা																																		
ঞ)	আৰ এফ চি টি এল এ আৰ আৰ আইন ২০১৩ অনুসৰি এল এ ক্ষতিপূৰণ (ইউ/এছ ২০০০ টকা ২৬-৩০ অনুসূচী-১	২০০০+২০০০ = ৪০০০ টকা																																		

ক্র. নং	প্রভাৱিত পাৰিবাৰিক শ্ৰেণী	অধিকাৰৰ যোগ্যতা	
		ক্র.নং বিষয় বস্তু	উদাহৰণ
	প্রত্যক্ষ ক্ৰয়	ত) প্রত্যক্ষ ক্ৰয়ৰ বাবে ক্ৰমিক নং ১০ ত অতিৰিক্ত ২৫% সকলো আৰ ৮ আৰ লাভালাভ এই অতিৰিক্ত ২৫% ত অন্তৰ্ভুক্ত বুলি গণ্য কৰা হয়  থ) মুঠ প্রত্যক্ষ ক্ৰয় মূল্য $১.২৫ \times ২ \times ৪ (R \times M \times A) + (B + T + O)$	$8000 \times ২৫ = ১০০০$ টকা  $8000 + ১০০০ = ৯০০০$ টকা
২.	ভূমিৰ স্বত্বাধিকাৰী/ একছনিয়া ধাৰক/ দাবীৰ সৈতে ভূমিৰ অধিকাৰী/ৰাজ্যৰ অধীনৰ স্বীকৃত ধিকাৰ / কেন্দ্ৰীয় আইন/ নীতিসমূহ	অসম আৰ. এফ. চি. টি. এল. এ. আৰৰ নিয়ম ২০১৫ ৰ জৰিয়তে ভূমি অধিগ্ৰহণত বিশেষকৈ যিবোৰ ক্ষেত্ৰৰ প্রত্যক্ষ ক্ৰয় নীতি বিফল হয় :- <ul style="list-style-type: none"> <li>* ভূমিৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ আৰু ইয়াৰ সৈতে সংলগ্ন স্থাৰৰ সম্পত্তি প্রতিস্থাপন মূল্যত অৱতৰণ, ওপৰৰ ক্ৰমিক নং (i) ৰ পৰা (x) লৈ সংজ্ঞায়িত কৰা হৈছে।</li> <li>* উপাৰ্জন হেৰুওৱা স্থানচ্যুত লোকসকলৰ বাবে উপাৰ্জন সহায় - যদি থাকে -</li> <li>* থিয় হৈ থকা শস্য/ গছ আদিৰ বাবে আগতীয়া জাননী বা নগদ ক্ষতিপূৰণ, যদি থাকে -</li> <li>* স্থানচ্যুত লোকসকলৰ বাবে পৰিবহন/ স্থানান্তৰণত সময়, যদি থাকে</li> <li>* স্থানচ্যুত লোকসকলৰ বাবে পুনঃসংস্থাপন সহায়, যদি থাকে</li> <li>* গৰু বা সৰু দোকানৰ লোকচানৰ বাবে পুনঃনিৰ্মাণ ভাট্টা, যদি থাকে</li> <li>* একাধিক স্থানচ্যুত পৰিয়ালৰ বাবে অতিৰিক্ত ক্ষতিপূৰণ, যদি থাকে</li> </ul>	
৩.	কৃষি ভাড়াতীয়া, ভাগ-বতৰাকাৰী আৰু একছনিয়াৰ ধাৰকসহ ভূমিৰ লীজধাৰক, যাক ৰূপান্তৰ কৰিব নোৱাৰি	<ul style="list-style-type: none"> <li>* ম্যাড উকলি নোযোৱা ভাড়াতীয়া/লীজৰ বাবে ভাড়া জমাৰ সৈতে পৰিশোধ</li> <li>* থিয় হৈ থকা শস্য / গছ আদিৰ বাবে নগদ ক্ষতিপূৰণ বা আগতীয়া জাননী, যদি থাকে-</li> <li>* উপাৰ্জন হেৰুওৱা স্থানচ্যুত ব্যক্তিৰ বাবে উপাৰ্জন সহায়, যদি থাকে</li> </ul>	

8	স্কুৱেটাৰ / বেদখলকাৰী (স্বত্বহীন অস্থায়ী গৰাকী)	<ul style="list-style-type: none"> <li>* মূল্য হ্রাস অবিহনে প্রতিস্থাপন মূল্য গাঁথনিৰ ক্ষতিপূৰণ।</li> <li>* থিয় হৈ থকা শস্য/গছ আদিৰ বাবে আগতীয়া জাননী বা নগদ ক্ষতিপূৰণ, যদি থাকে-</li> <li>* সামগ্ৰী উদ্ধাৰ কৰাৰ অধিকাৰ, যদি থাকে।</li> <li>* স্থানচ্যুত লোকসকলৰ বাবে পৰিবহন/স্থানান্তৰ সহায়</li> <li>* স্থানচ্যুত লোকসকলৰ বাবে পুনৰসংস্থাপন সহায়।</li> <li>* গৰুৰ স্বেড/সৰু দোকানৰ বাবে পুনৰনিৰ্মাণ ভাট্টা, যদি থাকে।</li> </ul>
৫	আৱাসিক / বাণিজ্যিক তথা ব্যৱসায়িক ভাড়াতীয়া আৰু লীজধাৰকৰ গাঁথনি সমূহ	<ul style="list-style-type: none"> <li>* ম্যাদ উকলি নোযোৱা ভাড়াতীয়া/লীজৰ বাবে ভাড়া জমাৰ সৈতে পৰিশোধ</li> <li>* থিয় হৈ থকা শস্য / গছ আদিৰ বাবে আগতীয়া জাননী বা নগদ ক্ষতিপূৰণ, যদি থাকে-</li> <li>* ভাড়া ভাট্টা</li> <li>* পৰিবহন/ স্থানান্তৰ সহায়</li> <li>* ব্যৱসায়িক ভাড়াতীয়া সকলৰ বাণিজ্য / স্ব-নিযুক্তি হেৰুওৱাৰ বাবে বিত্তীয় অনুদান, যদি থাকে।</li> </ul>
৬	ওপৰত উল্লেখ কৰা ব্যক্তি সকলৰ বাহিৰে আন যিকোনো ব্যক্তিয়ে যদি তেওঁৰ জীৱিকা / উপাৰ্জনৰ উৎস হেৰুৱাইছে	<ul style="list-style-type: none"> <li>* জীৱিকা পুনৰুদ্ধাৰ ভাট্টা</li> <li>* শিল্পী, ক্ষুদ্ৰ দোকানী আদিৰ বাবে বৃত্তিগত অনুদান, যদি থাকে।</li> <li>* জীৱিকা হেৰুওৱা সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণৰ ব্যৱস্থা।</li> </ul>
৭	প্ৰৱেশাধিকাৰ হেৰুওৱা ( স্থায়ী/অস্থায়ী)	<ul style="list-style-type: none"> <li>* প্ৰভাৱিত পক্ষলৈ আগতীয়া জাননী।</li> <li>* প্ৰয়োজন হ'লে সঠিক বৈকল্পিক প্ৰৱেশাধিকাৰৰ ব্যৱস্থা।</li> <li>* অস্থায়ী প্ৰভাৱিত সম্পত্তিৰ পুনৰুদ্ধাৰ / বৃদ্ধি, যদি থাকে।</li> </ul>
৮	ভূমিৰ অস্থায়ী ক্ষতি	<ul style="list-style-type: none"> <li>* প্ৰভাৱিত পক্ষলৈ আগতীয়া জাননী।</li> <li>* অস্থায়ী লোকচানৰ সময়ত পাৰস্পৰিকভাৱে সন্মত ভূমি ভাড়াৰ মূল্য।</li> <li>* অস্থায়ী প্ৰভাৱিত সম্পত্তিৰ পুনৰুদ্ধাৰ / বৃদ্ধি, যদি থাকে।</li> </ul>
৯	জীৱিকাৰ অস্থায়ী ক্ষতি	<ul style="list-style-type: none"> <li>* প্ৰভাৱিত পক্ষলৈ আগতীয়া জাননী।</li> <li>* প্ৰয়োজন হ'লে অস্থায়ী বৈকল্পিক অৱস্থান বা হেৰুওৱা উপাৰ্জনৰ বাবে ক্ষতিপূৰণ।</li> <li>* অস্থায়ী প্ৰভাৱিত সম্পত্তিৰ পুনৰুদ্ধাৰ / বৃদ্ধি, যদি থাকে।</li> <li>* জীৱিকা হেৰুওৱা সকলৰ বাবে দক্ষতা বিকাশ প্ৰশিক্ষণৰ ব্যৱস্থা।</li> </ul>

১০	হেৰুওৱা সামূহিক সম্পত্তি	* প্রভাৱিত সামূহিক সম্পদৰ প্ৰতিস্থাপন মূল্যত পুনঃনিৰ্মাণ বা নগদ ক্ষতিপূৰণ।
১১	অসুৰক্ষিত প্ৰভাৱিত লোক	* অসুৰক্ষিত সহায়। * উপাৰ্জন পুনৰুদ্ধাৰ প্ৰশিক্ষণ কাৰ্যসূচীত অগ্ৰাধিকাৰ। * যদি সম্ভৱ হয়, যোগ্য হিচাপে নিৰ্মাণৰ সময়ত নিযুক্তিত অগ্ৰাধিকাৰ। * মৌলিক উপযোগিতা আৰু ৰাজহুৱা সেৱা সমূহলৈ সহায়।
১২	আন যিকোনো অপ্ৰত্যাশিত প্ৰভাৱ	যিকোনো অপ্ৰত্যাশিত প্ৰভাৱ, যদি থাকে, নথিভুক্ত কৰা হ'ব আৰু এন্টাইলমেন্ট মেট্ৰিক্সত অন্তৰ্ভুক্ত কৰা হ'ব আৰু এই ফ্ৰেমৱৰ্কৰ ওপৰত সন্মত নীতিৰ ওপৰত আধাৰিত কৰি হ্রাস কৰা হ'ব।

আৰ.এফ. চি.টি. এল. এ. আৰ. আৰ আইনৰ Sec-96 ৰ সৈতে সংগতি ৰাখি কোনো আয়কৰ কৰ্তন কৰা নহ'ব। যদি কৰৰ বাবে যিকোনো পৰিমাণ কৰ্তন কৰা হয়, তেনে পৰিমাণ পৰিশোধ কৰা হ'ব। বৰ্তমানৰ উপভোক্তা মূল্য সূচকৰ (চি.পি.আই) ওপৰত আধাৰিত কৰি আৰ.এফ.চি.টি.এল.এ.আৰ আৰ আইন ২০১৩ ত নিৰ্ধাৰিত সকলো বিত্তীয় সামৰ্ত্য আৰু/বা ভাট্টা সঠিকভাৱে সংশোধন কৰা হৈছে।

+++